

শোণিতপুৰ জিলা উন্নয়নী সমিতিৰ বৈঠক

তেজপুৰ, ৪ ডিচেম্বৰ ২০১৯: চলিত ডিচেম্বৰ ২০১৯ মাহৰ শোণিতপুৰ জিলা উন্নয়নী সমিতিৰ বৈঠক আজি উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিংৰ পৌৰহিত্যত উপায়ুক্তৰ সন্মিলনী কক্ষত অনুস্থিত হয়। সভাত জিলাখনৰ বিভিন্ন উন্নয়নী বিভাগৰ জৰিয়তে ৰূপায়িত হৈ থকা ভালেমান আঁচনি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সভাত উপায়ুক্ত গৰাকীয়ে নাবাৰ্দৰ সহকাৰী বেংক প্ৰবন্ধক ডি.কে.দাসক আৰু লীড বেংকৰ জিলা প্ৰবন্ধক গৰাকীক খণ্ড পৰ্যায়ত অনুস্থিত হোৱা বেংকৰ সভাত দুখীয়া ৰাইজলৈ আগঢ়োৱা চৰকাৰী আঁচনি আৰু বেংক সুবিধা সম্পৰ্কত পৰ্যালোচনা কৰাৰ লগতে বেংক কৰ্তৃপক্ষক ঋণৰ মঞ্জুৰি বৃদ্ধিত বিশেষ মনোনিবেশ কৰিবলৈ আহ্বান জনায়। বিদ্যুৎ বিভাগক অনতিপলম বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ কৰি চাহ-বাগিছা এলেকাত গুৰুত্ব আৰোপ কৰি জৰুৰী ভাৱে ৰূপায়ণ কৰিবলৈ পৰামৰ্শ দিয়ে। তদুপৰি জিলা কৃষি সামগ্ৰী বিপন্ন কমিটিৰ নিৰ্বাচন অতি সোনকালে অনুস্থিতকৰণৰ ওপৰতো উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে। বিভিন্ন উন্নয়নী বিভাগৰ কামৰ অগ্ৰগতিৰ খতিয়ান লৈ আঁচনিৰ লেহেমীয়া গতিত উপায়ুক্ত গৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে উন্নয়ন আঁচনি সমূহ লক্ষ্য অনুসৰি কিয় সঠিক ভাৱে ৰূপায়িত কৰা নাই তাৰ বিস্তৃত ব্যাখ্যা বিচাৰি তাৰ কাৰ্যকৰিকৰণৰ প্ৰতিবেদন অতি সোনকালে দাখিল কৰিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে। তদুপৰি তেওঁ গাওঁ পঞ্চায়ত উন্নয়ন আঁচনি প্ৰস্তুতিকৰণৰ বাবে অনুষ্ঠিত হোৱা গাওঁ সভা সমূহত চৰকাৰী বিভাগৰ নিৰ্দিষ্ট বিষয়া সকলৰ উপস্থিতি সূনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। উপায়ুক্ত গৰাকীয়ে মৰাভৰলীৰ মাটি, বালি সৰবৰাহৰ ক্ষেত্ৰত তেওঁ ৰাইজৰ পৰা ইতিমধ্যে বহু অভিযোগ পাইছে বুলি বৈঠকত প্ৰকাশ কৰি এইক্ষেত্ৰত তেওঁ অনতিপলমে বন বিভাগৰ বিষয়াক যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। উপায়ুক্ত গৰাকীয়ে সকলো মূৰব্বী বিভাগীয় বিষয়া সকলক আগতীয়া অনুমতি অবিহনে সদৰ স্থান ত্যাগ নকৰিবলৈ সকিয়াই দিয়ে। উপায়ুক্ত গৰাকীয়ে সকলো উন্নয়নী বিভাগৰ মূৰব্বী বিষয়া সকলক নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকৰ লক্ষ্যত উপনিত হ'ব পৰাকৈ দায়িত্ব পালন কৰাৰ লগতে ৰাইজৰ প্ৰতি সেৱা আগবঢ়াবলৈ আহ্বান জনায়। সভাত জিলা উন্নয়ন আয়ুক্ত ফাৰুক আলম, অতিৰিক্ত উপায়ুক্তদ্বয় ৰোহন বা, পৰাগ কাকতি, জ্যেষ্ঠ পৰিকল্পনা বিষয়া মাধৱ নাথৰ লগতে জিলাখনৰ উন্নয়নী বিভাগ সমূহৰ মূৰব্বী বিষয়া সকলৰ লগতে বিভিন্ন বেংকৰ বিষয়া সকল উপস্থিত থাকে।